




অসম বিধান সভা : এটি কপৰেখা

আসাম আইন সভা: মোনসে ফোৰমায়েথি

ASSAM LEGISLATIVE ASSEMBLY : A PROFILE





অসম বিধানসভাৰ চমু ঐতিহাসিক বিৱৰণ

সংযুক্ত অসমৰ পূৰ্বকালীন ৰাজধানী শ্বিলঙৰ বিধানসভা ভৱনত ১৯৩৭ চনৰ ৭ এপ্ৰিলত অনুষ্ঠিত হোৱা প্ৰথম অধিবেশনৰ দিনা অসম বিধানসভাৰ প্ৰতিষ্ঠা হয়।

ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসমৰ নিজস্ব এক গৌৰৱময় ইতিহাস আছে। বিবিধ জাতি, ধৰ্ম আৰু সংস্কৃতিৰে সমৃদ্ধিশালী তথা ইয়াৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ বাবে ভাৰতৰ নৃতাত্ত্বিক সংগ্ৰহালয় ৰূপে জনাজাত অসমক ক্ষুদ্ৰ-ভাৰত বুলিও অভিহিত কৰা হয়। ১৮৬১ চনৰ ভাৰতীয় সংসদীয় আইন অনুসৰি অসমৰ নিজা কোনো গণতান্ত্ৰিক প্ৰতিষ্ঠান নাছিল যদিও ১৯০৫ চনত অসমক পূৰ্ব বংগৰ সৈতে সংযুক্ত কৰি "পূৰ্ব বংগ আৰু অসমৰ বিধান পৰিষদ" গঠন কৰা হৈছিল। এই পৰিষদ ১৯০৬ চনৰ ১৮ ডিচেম্বৰৰ পৰা কাৰ্য্যকৰী হৈছিল। ১৯০৯ চনত এই পৰিষদৰ সদস্য সংখ্যা আছিল ৪০ আৰু এই ৪০ খন আসনৰ ভিতৰত অসমৰ বাবে ৫ খন আসন আবণ্টিত কৰা হৈছিল। ১৯১২ চনত অসমক মুখ্য আয়ুক্তৰ প্ৰদেশ হিচাপে পুনৰ্গঠন কৰা হয়। ভাৰত চৰকাৰ আইন ১৯০৯ৰ অধীনত ১৯১৩ চনত অসমক নিজস্ব বিধান পৰিষদ প্ৰদান কৰা হয়। অসম বিধান পৰিষদ ৩৪ গৰাকী সদস্যৰে গঠিত হৈছিল। এই সদস্যসকলৰ ভিতৰত ১৩ জনক মুখ্য আয়ুক্তই মনোনীত কৰিছিল আৰু ২১ জন ৰাইজৰ



দ্বাৰা নিৰ্বাচিত হৈছিল। ১৯১৩ চনৰ ৬ জানুৱাৰীৰ পুৱা ১১ বজাত শ্বিলঙত অনুষ্ঠিত হোৱা অসমৰ বিধান পৰিষদৰ প্ৰথম বৈঠকৰ সভাপতিত্ব কৰিছিল অসমৰ মুখ্য আয়ুক্ত ছাৰ আৰ্চডেল ইজলেই। ভাৰত চৰকাৰ আইন ১৯১৯ৰ অধীনত ১৯২১ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হোৱাকৈ বিধান পৰিষদৰ সদস্য সংখ্যা ৫৩ গৰাকীলৈ বৃদ্ধি কৰা হৈছিল যাৰ ভিতৰত ৪১ গৰাকী নিৰ্বাচিত সদস্য আৰু বাকী ১২ গৰাকী মনোনীত সদস্য আছিল।

১৯৩৫ চনৰ ২ আগষ্টত ব্ৰিটিছ সংসদে ভাৰত চৰকাৰ আইন, ১৯৩৫ গৃহীত কৰে। এই আইন ১৯৩৭ চনৰ পৰা কাৰ্য্যকৰী হয়। ভাৰত চৰকাৰ আইন ১৯৩৫ত প্ৰতিখন প্ৰদেশৰ বাবে বিধানসভাৰ প্ৰাৰ্থন আগবঢ়োৱা হয়। ইয়াৰ ফলস্বৰূপে অসমৰ বিধানসভা দ্বি-সদনীয় হৈ পৰে। অসম বিধানসভাৰ সদস্য শক্তি আছিল ১০৮ গৰাকী আৰু ইয়াৰ আটাইকেইজনেই নিৰ্বাচিত সদস্য আছিল। বিধান পৰিষদৰ (উচ্চ সদন) শক্তি ২১ জনৰ পৰা ২২ জনৰ ভিতৰত আছিল।

ভাৰত বিভাজনৰ পাছত গণভোটৰ জৰিয়তে অসমৰ চিলেট জিলাক তদানীন্তন পূব পাকিস্তানলৈ হস্তান্তৰ কৰা হয় আৰু ইয়াৰ ফলত বিধানসভাৰ শক্তি ৭১ খন আসনলৈ লৈ হ্ৰাস পায়। কিন্তু স্বাধীনতাৰ পিছত সদস্য শক্তি পুনৰ ১০৮ গৰাকীলৈ বৃদ্ধি পায়। ১৯৪৭ চনত অসম বিধান পৰিষদৰ বিলুপ্তি ঘটোৱাৰ লগে লগে দ্বি-সদনীয় অসম বিধানমণ্ডল একসদনীয় বিধানসভাত পৰিণত হয়। পৰবৰ্তী বছৰসমূহত অসম কেইবাখনো সৰু সৰু ৰাজ্যলৈ বিভাজিত হয়। ১৯৬৩ চনত নাগালেণ্ড এখন পৃথক ৰাজ্য হিচাপে গঠিত হয়। ১৯৭১ চনত সংসদত উত্তৰ-পূব (পুনৰ্গঠিত অঞ্চল) আইন গৃহীত হোৱাৰ লগে লগে মেঘালয়



এখন পূৰ্ণাংগ ৰাজ্যত পৰিণত হয়। পৰৱৰ্তী সময়ত মিজোৰাম আৰু অৰুণাচল প্ৰদেশো পৃথক পৃথক ৰাজ্য হিচাপে গঠিত হয়। মেঘালয় পৃথক ৰাজ্য হিচাপে গঠন হোৱাৰ পাছতো শ্বিলং অসম আৰু মেঘালয় উভয়ৰে যুটীয়া ৰাজধানী হৈ থাকে। ১৯৭২ চনত অসম চৰকাৰে গুৱাহাটীৰ দিছপুৰলৈ ৰাজধানী স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি ১৯৭৩ চনৰ ১৬ মাৰ্চত অসমৰ অস্থায়ী ৰাজধানী দিছপুৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম বৈঠক অনুষ্ঠিত হয়।

অসমৰ ভৌগোলিক সীমাৰেখাৰ পৰিবৰ্তন তথা জনসংখ্যাৰ লেখত হোৱা পৰিৱৰ্তনৰ লগে লগে পূৰ্বৰ পঞ্চাশটা বছৰত অসম বিধানসভাৰ সদস্য সংখ্যা উঠা-নমা হৈ থাকে। ১৯৫২-৫৭ চনত অসম বিধানসভাৰ সদস্য সংখ্যা আছিল ১০৮ গৰাকী, যি ১৯৫৭-৬২ চনত দ্বিতীয় বিধানসভাৰ সময়ত ১০৫ গৰাকীলৈ হ্ৰাস পায় আৰু তাৰ পিছত ১৯৬৭-৭২ চনত তৃতীয় বিধানসভাৰ সময়ত পুনৰ ১১৪ গৰাকী হয়। ইয়াৰ পাছত ১৯৭২-৭৮ চনত পঞ্চম বিধানসভাৰ সময়ত অসম বিধানসভাই ১২৬ গৰাকী সদস্য শক্তি লাভ কৰে আৰু ১৫ সংখ্যক বিধানসভালৈকে সেই সংখ্যা অপৰিৱৰ্তীত ৰূপত থাকে।

যদিও ভাৰতীয় সংবিধানৰ ১৭২ নং অনুচ্ছেদত ৰাজ্যিক বিধানসভাৰ কাল ৫ বছৰ বুলি উল্লেখ আছে, তথাপি ১৯৭৫ চনত লাগু হোৱা ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ বাবে পঞ্চম অসম বিধানসভা ৬ বছৰ কাল ধৰি চলিছিল।

অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল স্বৰ্গীয় বাবু বসন্ত কুমাৰ দাস।



পঞ্চদশ (বৰ্তমান) অসম বিধানসভাৰ এক আভাস

অসম বিধানসভাৰ বৰ্তমানৰ শক্তি

অসম বিধানসভাত বৰ্তমান ১২৬খন আসন আছে। বিধানসভাৰ মুঠ সমষ্টিৰ ভিতৰত ২৪ টা সমষ্টি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। ইয়াৰ ভিতৰত ১৬ টা সমষ্টি অনুসূচিত জনজাতি আৰু ৮ টা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত।

বৰ্তমানৰ অসম বিধানসভাত মহিলা প্ৰতিনিধিৰ সংখ্যা

বৰ্তমান অসম বিধানসভাত ছয়গৰাকী বিধায়িকা আছে। ইয়াৰে তিনিগৰাকী বিধায়িকা ভাৰতীয় জনতা পাৰ্টিৰ, দুগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰু এগৰাকী অসম গণ পৰিষদৰ।

অসম বিধানসভাৰ সমিতিসমূহ

বৰ্তমান সময়ত অসম বিধানসভাত ২৪ খন বিধানসভা সমিতিয়ে কাম কৰি আছে। এই ২৪খন সমিতিৰ ভিতৰত পাঁচখন নিৰ্বাচিত সমিতি। ইয়াৰ সদস্যসকলক একক হস্তান্তৰযোগ্য ভোট নীতি অনুসৰি ৩০ মাহৰ বাবে নিৰ্বাচিত কৰা হয়। বাকী সমিতিসমূহ মাননীয় অধ্যক্ষ মহোদয়ৰ বিবেচনা অনুসৰি মনোনীত কৰা হয়। বিভাগীয়ভাৱে জড়িত চাৰিখন স্থায়ী সমিতিৰ বাহিৰে বাকী সকলো সমিতি ১৩ গৰাকী সদস্যৰে গঠিত।



অসম বিধানসভাৰ অধ্যক্ষ

মাননীয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ২০২১ চনৰ ২১ মে' তাৰিখে অসম বিধানসভাৰ অধ্যক্ষ পদ গ্ৰহণ কৰে। তেখেত ৬৪ নং পানেৰী বিধানসভা সমষ্টিৰ পৰা ১৫ সংখ্যক অসম বিধানসভালৈ নিৰ্বাচিত হয়। মাননীয় বিশ্বজিৎ দৈমাৰী ২০০১ চনত প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। অসম বিধানসভাৰ দুটাকৈ কাৰ্যকালৰ বিধায়ক দৈমাৰী ডাঙৰীয়া, ২০০৮ চনৰ পৰা ২০২১ চনলৈ একেৰাহে চাৰিবাৰ ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত হৈছিল। এগৰাকী অভিজ্ঞ সাংসদ তথা বিধায়ক দৈমাৰী মহোদয়ে ৰাজ্যৰ কেবিনেট মন্ত্ৰীৰ মৰ্যাদাৰে ২০০৬ চনৰ পৰা ২০০৮ চনলৈ "জাগৰণ" নামেৰে পৰিচিত অসম এপেক্স ৱেভাৰ্ছ এণ্ড আৰ্টিচনছ কোঅপাৰেটিভ ফেডাৰেচন লিমিটেড (আৰ্টফেড)ৰ অধ্যক্ষ পদতো অধিষ্ঠিত হৈছিল। এই সময়ছোৱাত তেখেতে ইয়াৰ উন্নয়নৰ লগতে অঞ্চলটোৰ শিল্পী আৰু শিপিনীসকলৰ উন্নতিৰ বাবে নিস্বার্থভাৱে নিজৰ সৰ্বোত্তম অৱদান আগবঢ়াইছিল।

প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈকে অসম বিধানসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ ২১ গৰাকী প্ৰবীণ ৰাজনৈতিক ব্যক্তিত্বই এই পদ সমূদ্ধ কৰিছে।

অসম বিধানসভাৰ উপাধ্যক্ষ

মাননীয় ডাঃ নোমল মণিন ডাঙৰীয়াই ২০২১ চনৰ ২৪ মে'ত অসম বিধানসভাৰ উপাধ্যক্ষৰ পদ গ্ৰহণ কৰে। তেখেতে ১৬ নং বোকাজান বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি ১৫ সংখ্যক অসম বিধানসভালৈ নিৰ্বাচিত হয়। দুবাৰকৈ অসম



বিধানসভাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা মমিন ডাঙৰীয়া এগৰাকী খ্যাতিসম্পন্ন ডাক্তৰ তথা শিক্ষাবিদ। ভাৰতীয় জনতা পাৰ্টিৰ হৈ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অৰ্থে পদত্যাগ কৰা পৰ্যন্ত মাননীয় ডাঃ নোমল মমিন ডাঙৰীয়া গৌহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সহকাৰী অধ্যাপক আছিল।

অসম বিধানসভাৰ উপাধ্যক্ষৰ পদত বৰ্তমানলৈকে ১৮ গৰাকী খ্যাতিসম্পন্ন ৰাজনৈতিক ব্যক্তি অধিষ্ঠিত হৈছে।

সদনৰ নেতা আৰু অসমৰ মুখ্যমন্ত্ৰী, অসম বিধান সভা

এগৰাকী জ্যেষ্ঠ বিধায়ক তথা অসম বিধানসভাৰ পাঁচটা কাৰ্যকালৰ সদস্য মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ২০২১ বৰ্ষৰ ১০ মে' তাৰিখে অসমৰ মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰে। মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পাছত এই পদ গ্ৰহণ কৰে। প্ৰবীণ ৰাজনৈতিক নেতা তথা তেখেতৰ বক্তৃতাৰ দক্ষতাৰ বাবে জনপ্ৰিয় ড° হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ৰাজনৈতিক জীৱনৰ ২৩টা বছৰত ৰাজ্যখনৰ অৰ্থনীতি আৰু উন্নয়ন বৃদ্ধিৰ বাবে কেইবাটাও ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰাৰ পূৰ্বে মাননীয় ড° শৰ্মা ডাঙৰীয়া, তেখেতৰ সক্ৰিয় ৰাজনৈতিক জীৱনৰ বেছিভাগ সময়তে অসমৰ মন্ত্ৰী পৰিষদৰ সদস্যপদকে ধৰি কেইবাটাও উচ্চ পদবীৰ পদত অধিষ্ঠিত আছিল।



বিৰোধী দলৰ নেতা, অসম বিধানসভা

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত মাননীয় শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ২০২১ চনৰ ১৫ মে' তাৰিখে বিৰোধী দলৰ নেতাৰ স্বীকৃতি লাভ কৰে। তিনিবাৰকৈ বিধায়কৰূপে নিৰ্বাচিত হোৱা প্ৰবীণ ৰাজনৈতিক নেতা মাননীয় শ্ৰী দেৱব্ৰত শইকীয়াই অসম কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈ পূৰ্বতে ২০১৬-২০২১ আৰু বৰ্তমান ২০২১ চনৰ পৰা একেৰাহে দুটা কাৰ্যকালৰ বাবে বিৰোধী দলৰ নেতা হিচাপে স্বীকৃতি লাভ কৰিছে।

অসম বিধানসভাৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহ

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত বিধানসভালৈ প্ৰতিনিধিত্ব লাভ কৰা ৭ টা ৰাজনৈতিক দলে অসম বিধানসভাত ৰাজনৈতিক দল/ গোট হিচাপে স্বীকৃতি লাভ কৰিছে। অসম বিধানসভাৰ স্বীকৃতিপ্ৰাপ্ত দল/ গোটসমূহ হ'ল-

১) ভাৰতীয় জনতা পাৰ্টি	-৬৩ গৰাকী সদস্য
২) ভাৰতীয় জাতীয় কংগ্ৰেছ	-২৭ গৰাকী সদস্য
৩) সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা	-১৫ গৰাকী সদস্য
৪) অসম গণ পৰিষদ	-০৯ গৰাকী সদস্য
৫) ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল	-০৭ গৰাকী সদস্য
৬) বড়োলেণ্ড পিপলছ ফ্ৰণ্ট	-০৩ গৰাকী সদস্য
৭) ভাৰতীয় কমিউনিষ্ট পাৰ্টি(ম)	-০১ গৰাকী সদস্য
৮) নিৰ্দলীয়	-০১ গৰাকী সদস্য



आसाम आयेन आफादनि सुंद' जारिमिनारि फोरमायथि

आसाम आयेन आफादआ जुथाइ आसामनि बै समनि राजथावनि सिलनि आयेन आफाद न'मायाव 1937 मायथाइनि 7 एप्रिल खालाराव बिनि गिबि जथुमनि सानखालि गायसन जायो ।

भारतनि सा-सानजायाव थानाय आसामहा गावहानो मोनसे गोम्गाथाव जारिमिन दं । गुबुन गुबुन हारि, माहारि, दोहोरोम आरो हारिमुजों बुंफबनाय लोगोसे बेनि जौगा हारिमुवारि रेगानि थाखाय भारतनि सुबुं गोमोखोआरि दोनथुमसालि महै मिथिजानाय बे आसामआ फिसा भारत होननाबो मिथिजायो। 1861 मायथाइनि 'भारत गुथुम आयेन' बादियै आसामहा गावनि एखुथा सुबुंखान्थियारि फसंथान गैयामोन, अब्लाबो 1905 मायथाइयाव आसामखौ सानजा बंगजों सरजाबफानानै 'सानजा बंग आरो आसामनि आयेन गुथुम' दानाय जादोंमोन । बे गुथुमा 1906 मायथाइनि 18 दिसेम्बरनिफ्राय मावकुंजादोंमोन । 1909 मायथाइयाव गुथुमाव गासै सा 40 सोद्रोमा दंमोन आरो बे सा 40नि मादाव आसामनो मोन 5 मासि होनाय जादोंमोन । 1912 मायथाइयाव आसामखौ गाहाइ बेंगिरिनि हालाम महै दाफिननाय जादोंमोन । 1909 मायथाइनि 'भारत सरखार आयेन'नि सिडाव आसामाव 1913 मायथाइयाव आयेन गुथुम दानाय जायो । आसाम आयेन गुथुमाव गासै सा 34



सोद्रोमाखौ लानानै दानाय जादोंमोन । बेनि मादाव सा 13खौ गाहाइ बेंगिरिया थिसनदोंमोन आरो सा 21 सोद्रोमाया राइजोर्जों साख'जादोंमोन । आसामनि गाहाइ बेंगिरि सार आर्चडेल इजले (Sir Archdale Easle)या 1913 मायथाइनि 6 जानुवारि खालारखालि फुंनि 11 रिंगायाव सिलंआव जथुमनाय आसामनि आयेन गुथुमनि गिबि जथुमखौ मासि लानानै सामलायदोंमोन । 1919 मायथाइनि 'भारत सरखार आयेन'नि सिडाव 1921 मायथाइनि 1 एप्रिलनिफ्राय मावफुंजानाय बादियै आयेन गुथुमनि सोद्रोमानि बिबांखौ सा 53सिम बांहोनाय जादोंमोन जायनि गेजेराव सा 41आ सायख'जानाय आरो आद्रा सा 12 सोद्रोमाया थिसनजानाय सोद्रोमामोन ।

1935 मायथाइनि 2 आगष्टआव बृटिस संसदा 'भारत सरखार आयेन-1935' खौ गनायथि होयो आरो बे आयेना 1937 मायथाइनिफ्राय मावफुंजायो । 1935 मायथाइनि 'भारत सरखार आयेन'आव गंफ्रोमबो हालामनि थाखाय आयेन आफादनि खाबु दोननाय जायो । बेनि फिथाइ महरै आसाम आयेन आफादा नै सदनारि महर मोननायसै । आसाम आयेन आफादनि सोद्रोमानि गोहोआ सा 108 आरो बेनि गासैबो सायख'जानाय सोद्रोमामोन । आयेन गुथुम(गोजौ सदन)नि गोहोआ सा 21 निफ्राय सा 22 नि गेजेरावमोन ।

भारत बोखावनायनि उनाव, सुबुं भ'तनि गेजेरजों आसामनि चिलेत जिलाखौ बै समनि सानजा पाकिस्थानाव थिसननाय जायो आरो बेनि जाउनाव आयेन आफादनि गोहोआ 71 मासिसिम खमायो । नाथाय उदांसिनि उनाव सोद्रोमानि गोहोआ फिन 108 सिम बाडो । 1947 मायथाइयाव आसाम आयेन गुथुमखौ बोखारनायनि उनाव नै सदनारि आसाम आयेन गुथुमा मोनसे सदनारि



आयेन आफादाव सोलायो । उनि बोसोरफोराव आसामा गोबां फिसा फिसा राज्योआव बोखाव जायो । 1963 मायथाइयाव नागालेण्डआ गंसे आलादा हादाबसा महैरै दाजायो । 1971 मायथाइयाव संसदाव सा-सानजा(फिन दाफिननाय ओनसोल) आयेन गनायजानाय लोगो लोगो मेघालया गंसे आलादा हादाबसा महर मोनो । उन समफोराव मिज'राम आरो अरुनाचल हालामा आलादा आलादा हादाबसा महैरै दाजायो । मेघालया आलादा हादाबसा महैरै दाजानायनि उनावबो सिलंआ आसाम आरो मेघालय मोननैनबो जुथाइ राजथावनि जानानै थायो । 1972 मायथाइयाव आसाम सरखारा गुवाहाटीनि दिसपुरसिम राजथावनि बोस्लायनाय थांखि लानाय जायो । बिदिनो 1973 मायथाइनि 16 मार्सआव आसामनि अरायथा राजथावनि दिसपुराव आसाम आयेन आफादनि गिबि रांभावजा जथुमनाय जायो ।

आसामनि भुमखौराडारि सिमाया सोलायनाय थामहिनबा सुंबुं अनजिमानि सोलायनाय लोगो लोगो सिगांनि बाजि बोसोराव आसाम आयेन आफादनि सोद्रोमानि बिबाडा सोलाय सोल' जायो । 1952-57 मायथाइयाव आसाम आयेन आफादनि सोद्रोमानि बिबाडा सा 108 मोन, जाय 1957-62 मायथाइयाव नैथि आयेन आफादनि समाव 105 सिम खमायो आरो बेनि उनाव 1967-72 मायथाइयाव थामथि आयेन आफादनि समाव फिन सा 114 जायो । बेनि उनाव 1972-78 मायथाइयाव बाथि आयेन आफादनि समाव आसाम आयेन आफादा 126 सा सोद्रोमानि गोहो मोननो हायो आरो 15थि आयेन आफादसिम बै बिबाडा सोलाय सोल' जायालासै थायो ।



भारत संबिजिदनि 172 नं दफा बादियै हादाबसानि आयेन आफादनि समा 5 बोसोर होनना मख'नाय दं, अब्लाबो 1975 मायथाइयाव जाबसिनना होनाय हादरनि जरुरि समनि थाखाय बाथि आयेन आफादा 6 बोसोरसिम सोलिदोंमोन ।

सोर्गोआरि बाबु बसन्त कुमार दासआ आसाम आयेन आफादनि गिबि बुंथिगिरि जादोंमोन ।

जिबाथि(आथिखाल) आसाम आयेन आफादनि फोरमायथि

आसाम आयेन आफादनि आथिखालनि गोहो:

आसाम आयेन आफादाव आथिखालाव मोन 126 मासि दं । आयेन आफादनि गासै बियाबनि मादाव मोन 24 बियाबा एस. चि. आरो एस.टि.नि थाखाय मासि थिखानाय । बेनि मादाव मोन 16 बियाबा एस.टि. आरो मोन 8 बियाबा एस.चि. फोरनि थाखाय मासि थिखानाय ।

आथिखालनि आसाम आयेन आफादआव आइजो थान्दैनि बिबां:

आथिखालनि आसाम आयेन आफादआव सा द' आइजो सोद्रोमा दं । बेनिनो साथाम सोद्रोमाया भारतीय जनता पार्टी, सानैया भारतीय जातीय कांग्रेस आरो सासे असम गन परिषद हान्जानि ।

आसाम आयेन आफादनि आफादफोर:

आथिखालाव आसाम आयेन आफादआव मोन 24 आयेन आफादनि आफादा हाबा मावनानै दं । बे मोन 24 आफादनि मादाव मोनबाया



सायख'जानाय आफाद । बेनि सोद्रोमाफोरखौ मोनसे सोलायसोल' भ'त खान्तिजों 30 दाननि थाखाय सायख'नाय जायो । आद्रा आफादफोरा मानगोनां बुंथिगिरिनि गनायथिनाय बादियै थिसननाय जायो । बिफानारिबादियै लोब्बा थानाय मोनब्रै अरायथा आफादनि अनगायै आद्रा गासै आफादा सा 13 सोद्रोमार्जों दाजानाय ।

आसाम आयेन आफादनि बुंथिगिरि:

मानगोनां मुस्ति बिश्वजीत दैमारि गेदेमाया 2021 मायथाइनि 21 मे खालाराव आसाम आयेन आफादनि बुंथिगिरि मासियाव जिरायो । बिथाडा 64नं पानेरि आयेन आफाद बियाबनिफ्राय 15थि आसाम आयेन आफादसिम सायख'जादों । बिथाडा 2001 मायथाइयाव गिबि खेबनि थाखाय आसाम आयेन आफादाव सोद्रोमा मह्रै सायख' जादोंमोन । आसाम आयेन आफादआव खेबनै सायख'जानाय गेदेमा दैमारि बिथाडा 2008 मायथाइनिफ्राय 2021 मायथाइसिम फारियै खेबब्रै राज्यो आफादनि सोद्रोमा मह्रै सायख' जादोंमोन । सासे राफोद संसदनि सोद्रोमा थामहिबा आसाम आयेन आफादनि सोद्रोमा दैमारि गेदेमाया हादाबसानि केबिनेट मन्थिनि मानजों 2006 मायथाइनिफ्राय 2008 मायथाइसिम 'जागरन' मुंजों सिनायथिजानाय आसाम एपेक्स वेभार्च एण्ड आर्टिसनस क'अपारेटिभ फेडारेसन लिमिटेड (आर्टिफेड) नि मासिगिरि बिबानावबो दंमोन । बै समाव बेनि जौगानायजों लोगोसे ओनसोलनि महरगिरि आरो जि दाग्राफोरनि जौगानायनि थाखाय गावारि जेबो सानालासै साबसिन बिहोमा होदोंमोन ।



गायसनजेननाय समनिफ्राय आथिखालसिम आसाम आयेन आफादनि
बुंथिगिरिनि मासियाव जिरायनानै सा 21 गागि राजखान्थिगिरिफोरनि
गावारिथिया बे मासिखौ मानगोनां खालामदों ।

आसाम आयेन आफादनि लेडाइ बुंथिगिरि:

मानगोनां डा: न'मल ममिन गेदेमाया 2021 मायथाइनि 24 मे
खालाराव आसाम आयेन आफादनि लेडाइ बुंथिगिरिनि मासि आजावो ।
बिथाडा 16नं ब'काजान आयेन आफाद बियाबनिफ्राय 15थि आसाम आयेन
आफादाव सायख' जायो । खेबनै आसाम आयेन आफादनि सोद्रोमा मह्रै
सायख' जानाय डा: ममिन गेदेमाया सासे बयजोंबो सिनायजानाय डाक्टर
लोगोसे सोलोंथाइगिरि । भारतीय जनता पार्टीनि जानानै आसाम आयेन
आफादनि बिसायख'थियाव बाहागो लानायनि थाखाय मासि एंगारनायसिम
मानगोनां डा: न'मल ममिन गेदेमाया गौहाटी फाहामथाइ फरायसालिमा आरो
देहाफाहामसालिनि लोगो बिबुंगोरामोन ।

आसाम आयेन आफादनि लेडाइ बुंथिगिरिनि मासियाव
आथिखालसिम सा 18 गागि राजखान्थिगिरिफोरा जिरायलांदों ।

आसाम आयेन आफादनि सदननि दैदेनगिरि आरो गिबि मन्थ्रि:

सासे देरसिन सोद्रोमा थामहिनबा आसाम आयेन आफादनि मोनबा
मावसमनि सोद्रोमा ड० हिमन्त बिश्व शर्मा गेदेमाया 2021 मायथाइनि 10 मे
खालाराव आसामनि गिबि मन्थ्रिनि मासियाव जिरायो । मानगोनां ड० हिमन्त
बिश्व शर्मा गेदेमाया मुस्ति सर्बानन्द स'न'वाल गेदेमानि उनाव बे मासिखौ



आजावो । गागि राजखान्थिगिरि थामहिनबा बिथानि बिबुंथि होनाय सोलोनि थाखाय बयजोंबो अनसायजाग्रा ड० हिमन्त बिश्व शर्माया राजखान्थि जिउआव 23 बोसोर हादाबसानि रांखान्थि आरो जौगाखानायनि थाखाय गोबां जाफुंसार राहा आजावदों ।

गिबि मन्थि मासि आजावनाय सिगां मानगोनां ड० शर्मा गेदेमाया बिथानि सांग्रां राजखान्थि जिउनि गोबां समावनो आसामनि मन्थि आफादनि सोद्रोमा महैरै लोगोसे गोबां गोजौ बिबानाव दंमोन ।

बेरेखा हान्जानि दैदेनगिरि, आसाम आयेन आफादः

भारतीय जातीय कांग्रेस हान्जानि जानानै आयेन आफादसिम सायख'जानायनि उनाव मानगोनां मुस्लि देब'व्रत शङ्कीया गेदेमाया 2021 मायथाइनि 15 मे खालाराव बेरेखा हान्जानि दैदेनगिरि महैरै गनायथि मोनो । खेबथाम आयेन आफादनि सोद्रोमा महैरै सायख'जानाय गागि राजखान्थिगिरि मानगोनां मुस्लि देब'व्रत शङ्कीया आसाम कांग्रेस आयेनगिरि हान्जानि दैदेनगिरि महैरै सायख' जानानै सिगाडाव 2016-2021 मायथाइनिफ्राय फारियै मोननै मावसमनि थाखाय बेरेखा हान्जानि दैदेनगिरि महैरै गनायथि मोननो हादों ।

आसाम आयेन आफादाव गनायथि मोननाय राजखान्थियारि हान्जाफोरः

2021 मायथाइनि आसाम आयेन आफादनि बिसाइख'थियाव आयेन आफादाव सोद्रोमा महैरै सायख'जानाय मोन 7 राजखान्थि हान्जाया आसाम आयेन आफादाव राजखान्थियारि हान्जा महैरै गनायथि मोनदों । आसाम आयेन आफादनि गनायथिजानाय हान्जा/दोलोफोरा जाबाय-



1. भारतीय जनता पार्टी(BJP)	सा 63
2. भारतीय जातीय कांग्रेस(INC)	सा 27
3. अल इण्डिया इउनाइटेड डेम'क्रेटिक फ्रन्ट(AIUDF)	सा 15
4. असम गन परिषद(AGP)	सा 09
5. इउनाइटेड पिप'लस पार्टी लिबारेल(UPPL)	सा 07
6. बड'लेण्ड पिप'लस फ्रन्ट(BPF)	सा 03
7. भारतारि कमिउनिष्ट पार्टी(म) (CPI-M)	सा 01
8. उदां(Independent)	सा 01



A BRIEF HISTORICAL PROFILE OF ASSAM LEGISLATIVE ASSEMBLY

The Assam Legislative Assembly came into being on the day of its first sitting on April 7, 1937 in the Assembly Chamber at Shillong, the erstwhile Capital of the composite State of Assam.

Situated in the North East of the Country, Assam has had a glorious history of her own. Popularly known as the ethnological museum of India, Assam has been described as Mini-India, having a rich cultural heritage with diverse race, religion and culture. Assam under the provisions of India Council Act, 1861 did not have its own democratic institution but was tagged with East Bengal in 1905 and the Institution was then called "Legislative Council of Eastern Bengal and Assam", which started functioning from December 18, 1906. In 1909, the Council had a strength of 40 members and out of 40 seats, Assam was allotted 5 seats. In 1912 Assam was reconstituted into a Chief Commissioners'



province. In the year 1913, after Assam was granted a Legislative Council under the Government of India Act. 1909, the Assam Legislative Council came into being with a strength of 34 members of which 13 were nominated by the Chief Commissioner and 21 were elected by the people. The Legislative Council of Assam first met on 6th January, 1913 at 11 a.m. at Shillong, which was presided over by Sir Archdale Easle, the Chief Commissioner of Assam. Under the Government of India Act. 1919, the strength of the Legislative Council was raised to 53 members with effect from 1st April, 1921 of which 41 were elected members and the remaining 12 were nominated.

The Government of India Act, 1935 was adopted by the British Parliament on 2nd August, 1935 and was implemented in 1937. The Government of India Act 1935 made provisions for a Legislative Assembly in each province and as a result the Legislature in Assam became bicameral. The Assam Legislative Assembly had the strength of 108 members and all of them were elected members. The strength of the Legislative Council (Upper House) was not less than 21 and not more than 22 members.



After the partition of India, Sylhet district of Assam was transferred to the then East Pakistan by a referendum and the strength of the Assembly was reduced to 71. However, after Independence, the strength of members were again raised to 108. The bicameral Assam Legislative Assembly became unicameral with the abolition of the Assam Legislative Council in 1947. In the years that followed, Assam was truncated to several smaller states. In 1963, Nagaland came into being as a separate State. With the passing of North Eastern (Reorganization Areas) Act in 1971 by the Parliament, Meghalaya became a full-fledged state. Subsequently, Mizoram and Arunachal Pradesh also followed suit. After the creation of Meghalaya as a separate state, Shillong continued to be the joint capital of both Assam and Meghalaya. However, in 1972, the Government of Assam decided to shift the Capital to Dispur, Guwahati. Accordingly, the first sitting of the Budget Session of the Assam Legislative Assembly was held at the temporary capital at Dispur on the 16th March, 1973.

With the changing geographical boundaries together with the shifts in the population graph of



Assam, the strength of members of the Assam Legislative Assembly has fluctuated during the last fifty odd years. In 1952-57 it was 108, reaching still lower to 105 in 1957-62 (the Second Assembly) and then to 114 in 1967-72 (the third Assembly) until it reached a strength of 126 members in 1972-78 (the fifth Assembly) and it has continued to maintain that figure till the 15th Assembly.

Although the Article 172 provides the duration of State Legislative Assembly as 5 years due to the imposition of National Emergency in 1975 the fifth Assam Assembly lasted for 6 years.

Late Babu Basanta Kumar Das was the first Speaker of the Assam Legislative Assembly.

AN OVERVIEW OF THE 15TH (CURRENT) ASSAM LEGISLATIVE ASSEMBLY

Current strength of the Assam Legislative Assembly

The existing strength of the Assam Legislative Assembly is 126 seats. Out of the total strength, altogether 24 nos of constituencies are reserved for



Scheduled castes and Scheduled Tribes, where 16 Nos. are reserved for Scheduled Tribes and 8 Nos. are reserved for Scheduled castes communities.

Women Representation in the current Assam Legislative Assembly

Presently Six Women Legislators are there in the Assam Legislative Assembly. Out of which three Legislators belong to the Bharatiya Janata Party, two belongs to Indian National Congress and one from the Asom Gana Parishad.

Committees of the Assam Legislative Assembly.

At present 24 nos. of Legislature Committees have been functioning in the Assam Legislative Assembly. Out of these 24 Committees, there are five elected Committees, Members of which are elected according to Principle of single transferable vote for a tenure of 30 months. Other Committees are nominated at the discretion of the Hon'ble Speaker. Except four Nos of Departmentally Related Standing Committees, all other Committees are consisting of 13 Members.



Speaker of the Assam Legislative Assembly

Hon'ble Shri Biswajit Daimary has assumed the office of the Speaker on 21st May 2021 after his election to the 15th Assam Legislative Assembly from 64-Panery LAC. This two-times Legislator who was elected to Assam Legislative Assembly in 2001 for the first time, had also been elected to Rajya Sabha consecutively for four times from 2008 to 2021. This most experienced Parliamentarian and Legislator had also held the dignified position of Chairmanship in the status of a Cabinet Minister of the State, of the Assam Apex Weavers and Artisans Cooperative Federation Ltd. (ARTFED) popularly known as "**Jagaran**" from 2006 to 2008 and contributed his best, selflessly, for its development as well as to promote the interest of the weavers and artisans of the region.

Since inception, the Assam Legislative Assembly has been enriched with 21 veteran political personalities who hold the office of the Speaker.



Deputy Speaker of the Assam Legislative Assembly

Hon'ble Dr. Numal Momin assumed the office of the Deputy Speaker on 24th May 2021 after his election to the 15th Assam Legislative Assembly representing the 16- Bokajan LAC. A Doctor of repute, academician, Dr. Numal Momin who has been two times Legislator of the Assam Assembly had been an Asst. Professor of Gauhati Medical College and Hospital till his resignation for contesting the Assembly Poll under the affiliation of the Bharatiya Janata Party.

The Assam Legislative Assembly has the pride of 18 political personalities of repute in the Chair of the Deputy Speaker.

Chief Minister, Assam and the Leader of the House, Assam Legislative Assembly

Hon'ble Dr. Himanta Biswa Sarma a senior Legislator and five terms Member of the Assam Legislative Assembly assumed the office of Chief Minister, Assam on 10th May, 2021 succeeding Shri Sarbananda Sonowal. During his 23 years of political



career, this veteran political personality who is best known for his oratory skills has adopted number of effective measures for boosting the economy and development of the state. Hon'ble Dr. Sarma, prior to his assumption of the office of Chief Minister, held numbers of exalted positions which included the Membership of Council of Ministers, Assam, in most of the time of his active political career.

Leader of the Opposition, Assam Legislative Assembly

Hon'ble Shri Debabrata Saikia has got the recognition of the Leader of the Opposition, in 15th Legislative Assembly on 24th May, 2021 after his election to the Assembly under the affiliation of Indian National Congress Party. This Three-time veteran political personality on being chosen as the Leader of the Assam Congress Legislature Party, Assam was recognized as the Leader of the Opposition for two consecutive terms formerly in 2016-2021 and 2021 till date.



Recognized political parties/groups of Assam Legislative Assembly

7(Seven) Political parties which got the representation to the Assam Legislative Assembly in the General Election of Assam, 2021 have got the recognition as Political Parties/ Groups in the Assembly. The recognized parties/ Groups of the Assam Legislative Assembly are:

- | | |
|--------------------------------------|--------------|
| 1) Bharatiya Janata Party | - 63 Members |
| 2) Indian National Congress | - 27 Members |
| 3) All India United Democratic Front | - 15 Members |
| 4) Asom Gana Parishad | - 09 Members |
| 5) United People's Party Liberal | - 07 Members |
| 6) Bodoland People's Front | - 03 Members |
| 7) Communist Party of India(M) | - 01 Member |
| 8) Independent | - 01 Member |
